

स्वस्थस्य स्वास्थ रक्षणं, आतुरस्य विकार प्रशमनं



## কুপোষণ মুক্তি ভারতৰ বাবে আহাৰৰ পৰামৰ্শ



### AYURVEDIC MEDICAL ORGANIZATION (AMO)

Keshav Dham, K. B. Road, Paltanbazar, Guwahati-781008

Trust Registered at Sub-Registrar, Kamrup (M), Assam

Vide No. 3235 Dt. 01/09/2021

E-mail : ayu.med.org@gmail.com

Website : <https://ayurvedicmedical.org.in>



## কুপোষণ মুক্ত ভাবতের বাবে আহাৰৰ পৰামৰ্শ

পুষ্টি হৈছে ব্যক্তি আৰু সম্প্ৰদায়ৰ সুস্থান্ত্ৰ এক গুৰুত্বপূৰ্ণ উপাদান। জনসংখ্যাৰ স্বাস্থ্য আৰু পুষ্টিগত সুস্থতা অৰ্থনৈতিক উন্নয়ন আৰু ৰাষ্ট্ৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ সূচক হিচাপে গণ্য কৰা হয়। অনুপযুক্ত পুষ্টিৰ ফলত বহুৰোগ হয় যিবোৰ চিকিৎসা বিজ্ঞানৰ আৰম্ভণিৰ পৰা বৰ্তমানেও বিদ্যমান হৈ আছে।

পুষ্টিহীনতা শিশু আৰু মহিলাৰ মাজত অধিক দেখা যায়। ই প্ৰধানত অনুপযুক্ত আহাৰ, অনুপযুক্ত স্বাস্থ্য সেৱা আৰু সজাগতাৰ অভাৱত হয়। আযুৰ্বেদে আহাৰৰ বৈচিত্ৰ্যপূৰ্ণ দিশবোৰৰ ওপৰত গুৰুত্ব দিয়ে। যেনে - পুষ্টি মানদণ্ড, পৰিমাণ, বন্ধন পদ্ধতি, সুষম খাদ্য সামগ্ৰী, আৱেগিক দিশ, প্ৰকৃতিৰ সমৰ্মিণি, ভৌগোলিক আৰু পাৰিপার্শ্বিক পৰিস্থিতি ইত্যাদি। আযুৰ্বেদে সামগ্ৰীক পুষ্টি নিশ্চিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। পথ্যাপথ্যৰ উপদেশ আযুৰ্বেদ চিকিৎসাৰ এক বিশেষ বৈশিষ্ট।

আযুৰ্বেদত স্বাস্থ্যকৰ আহাৰ বা “অঘ”ক মুখ্য গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য বক্ষা আৰু ৰোগ প্ৰতিৰোধমূলক দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। আযুৰ্বেদে খাদ্য বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ধাৰণাবোৰ যেন অষ্টবিধ আহাৰ বিধি বিশেষায়তন আহাৰ বিধি বিধান বা নিৰ্দেশনা, বিৰুদ্ধ আহাৰ বা অসঙ্গত আহাৰ, ঝাতু অনুসৰি আহাৰ, নিত্য সেৱনিয় বা নিয়মীয়াকৈ ব্যৱহাৰ যোগ্য খাদ্য, নিত্য অসেৱনিয় বা নিয়মীয়াকৈ ব্যৱহাৰৰ অযোগ্য খাদ্য, ভোজন ক্ৰম আৰু স্বাস্থ্যৱান জীৱন যাপনৰ বাবে বস বা সোৱাদ অনুসৰি খাদ্য খোৱাৰ ক্ৰম ইত্যাদি বৰ্ণনা কৰিছে। আযুৰ্বেদৰ উপদেশ সমূহ অনুসৰণ আৰু ইতিবাচক আচৰণ গ্ৰহণৰ জৰিয়তে সুস্থান্ত্ৰ আৰু জীৱনৰ মানদণ্ড উন্নত সন্তোষ হয়।

**আযুৰ্বেদৰ নীতিৰ ওপৰত আধাৰিত কৰি,  
আমি আযুৰ্বোষণৰ ৫টা সঠিক নীতি অনুসৰণ কৰিব লাগে-**

<b>সঠিক সময় (কাল ভোজন)</b>	<ul style="list-style-type: none"><li>• সময়মতে আহাৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। কেৱল ভোক লাগিলে আৰু আগৰ আহাৰ হজম হোৱাৰ পিছতহে আহাৰ খাব লাগে।</li><li>• দিনে তিনিবাৰ আহাৰ গ্ৰহণ কৰিব লাগে-ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ। দুটা আহাৰৰ মাজত কমেও চাৰি ঘণ্টা ব্যৱধান হ'ব লাগে। শিশু আৰু গৰ্ভবতী মহিলাই আটে-তিনি ঘণ্টাৰ মুৰে মুৰে খাদ্য খাব পাৰে।</li></ul>
<b>সঠিক পৰিমাণ</b>	<ul style="list-style-type: none"><li>• হজম ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বোত্তম পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব লাগে অত্যাধিক খোৱা বা আধাপেট খোৱা পৰিহাৰ কৰিব লাগে।</li><li>• পেটেৰ ৩ টা অংশ (ত্ৰিবিধ কুকচি) - কল্পনা কৰি তাৰে এটা অংশ কঠিন আহাৰ, এটা অংশ তৰল আহাৰ আৰু এটা অংশ খালী কৰি ৰাখিব লাগে। গতিকে সম্পূৰ্ণ ক্ষমতাতকৈ কিছু কম খাদ্য খোৱা উচিত।</li></ul>

## কুপোষণ মুক্ত ভাবত্ব বাবে আহাৰৰ পৰামৰ্শ

<b>সঠিক উপাদানসমূহ</b>	<ul style="list-style-type: none"> <li>● হজম কৰিবলৈ সহজ, মনত ভাল লগা আৰু সতেজকৈ বন্ধা খাদ্য খাব লাগে।</li> <li>● ছয়টা বসৰে গঠিত খাদ্য গ্ৰহণ কৰিব লাগে। আয়ুৰ্বেদে ৬ টা বস বা কথা উল্লেখ কৰিছে অৰ্থাৎ যদি-বসযুক্ত আহাৰ যেনে- মধুৰ বা মিঠা, অল্প বা টেঙ্গা, লৱণ বা নিমখ, কুটু বা জুলা, তিঙ্গ বা তিতা, কষায় বা কেহা বসযুক্ত আহাৰ।</li> </ul>
<b>খাদ্য গ্ৰহণৰ সময়ত মানসিক অৱস্থা</b>	<ul style="list-style-type: none"> <li>● উপযুক্ত সম্মানৰ সৈতে খাদ্য গ্ৰহণ কৰা উচিত।</li> <li>● মনোযোগেৰে খাদ্য গ্ৰহণ কৰিব লাগে। খোৱাৰ সময়ত টি.ভি. মোবাইল চোৱা আৰু কথা কোৱা পৰিহাৰ কৰিব লাগে।</li> <li>● অত্যাধিক লেহেম বা অত্যাধিক দ্রুত গতিত খাদ্য গ্ৰহণ পৰিহাৰ কৰি শান্তভাৱে খাব লাগে।</li> </ul>
<b>পদ্ধতি আৰু স্থান</b>	<ul style="list-style-type: none"> <li>● বন্ধন প্ৰণালী ব্যৱহাৰ কৰা ঠাইত সঠিক ভাৱে পৰিচ্ছন্নতা বজাইৰাখিব লাগে।</li> <li>● দৈনিক আহাৰ প্ৰণালীৰ প্ৰবন্ধত স্থানীয় ফল, পাচলি, খাদ্য পছন্দ কৰা উচিত।</li> <li>● পৰম্পৰাগত খাদ্য প্ৰক্ৰিয়াকৰণ কৌশল প্ৰয়োগ কৰিব লাগে।</li> <li>● খাদ্য বন্ধাৰ বাবে বিশেষকৈ লোৱাৰ বাচন ব্যৱহাৰ কৰিব।</li> <li>● শাক-পাচলি, ফল-মূল ভালদৰে পৰিস্কাৰ পানীৰে ধূই খাব লাগে।</li> </ul>

### দৈনিক আহাৰত মচলা অন্তৰ্ভৃত কৰক

জিৰা গুটি, ডালচেনি, সোস্থ বা শুকান আদা, সতেজ আদা, নহৰু, ইলাচী, সৰিয়হ, আজৱাইন, হালধি, মেথি জালুক ইত্যাদি উপযুক্ত পৰিমাণ অনুসৰি খাদ্য প্ৰস্তুত কৰোতে যোগ দিব লাগে। ই সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰিব আৰু লগতে আহাৰত ঔষধি মূল্য বৃদ্ধি হয়। ই হজম শক্তিত সহায় কৰে যাতে শৰীৰে শোষণ কৰিবলৈ সক্ষম হয়। দৈনিক আহাৰৰ তালিকাত মচলা অন্তৰ্ভৃতিয়ে প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

### সুস্বাস্থ্যৰ বাবে পানী খাব

- ★ আপোনাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি দৈনিক কুহৰ্মীয়া গৰম পানী খাব। দিনটোত কমেও ২.৫-৩.৫ লিটাৰ পানী খাব লাগে।
- ★ যদি সন্তোষৰ খোৱা পানী সংৰক্ষণৰ বাবে তামৰ বাচন ব্যৱহাৰ কৰক।
- ★ ধূমপান, ধপাত, সুৰাপান পৰিহাৰ কৰিব।

### একঘেয়ামী খাদ্যৰ পৰা বিভিন্ন খাদ্যলৈকে

- ★ সপ্তাহত কেইবাবোৱা একেটা ব্যঙ্গন খোৱা পৰিহাৰ কৰিব। সেই নিয়মৰ পৰা আঁতিৰি নতুন নতুন সোৱাদৰ খাদ্যৰ সৈতে পৰীক্ষা কৰক।
- ★ আপুনি প্ৰায়ে খাব মন কৰা পাচলি বা শস্য খেতি কৰিবলৈ চেষ্টা কৰক।

## কুপোষণ মুক্ত ভাবতের বাবে আহাৰৰ পৰামৰ্শ

- সৰ্বাধিক খাদ্য গোটোৱ বিভিন্ন সামগ্ৰী যেনে- খাদ্যশস্য, মাহজাতীয় শস্য, ফল, পাচলি, গাখীৰ আৰু গাখীৰ সামগ্ৰী আদি আহাৰত অন্তৰ্ভূক্ত কৰিব। আমিষ আহাৰৰ ভিতৰত মাছ আৰু প্ৰয়োজন অনুসৰি মাংস অন্তৰ্ভূক্ত কৰিব পাৰে।
- ব্ৰহ্মলাৰ বা চালানী মাছনাখালে ভাল।
- মইদা বা মইদাৰ বস্তু আৰু Junk food খাব নালাগে।

### অঞ্চল নিৰ্দিষ্ট শ্ৰী অম্ব

ঘেঁছ আৰু চাউলৰ বাহিৰে, জোৱাৰ, বাজৰা, বাগী, কনি ধান ইত্যাদি শস্যসমূহ মাজে মাজে আহাৰ গ্ৰহণ কৰা উচিত। ইয়াক শ্ৰীঅম্ব বুলি কোৱা হয়।

### ফল আৰু পাচলি

আপোনাৰ অঞ্চলত উপলক্ষ বতৰৰ ফল আৰু পাচলি ব্যৱহাৰ কৰিব।

### ৰন্ধাৰ বাবে তেল

সন্তৰত : ঠাণ্ডা অপৰিশোধিত (কাচি ঘানি) তেল ৰন্ধাৰ বাবে ব্যৱহাৰ কৰক। আঞ্চলিক ভাৱে উপলক্ষ সৱিয়হ তেল বা তিল তেল আদি ব্যৱহাৰ কৰিব পাৰে।

খাদ্যশস্য বা অম্ব বৰ্গ	ঘেঁছ, চাউল, জোৱাৰ, পার্ল মিলেট, বালি, ফিংগাৰ বাজৰা, মাকে, কোডো বাজৰা, চানৰা বাজৰা ইত্যাদি।
মাহজাতীয় শস্য বা চিন্হি বৰ্গ	সেউজীয়া গ্ৰাম, ক'লা বুট, মথ বীন, মচুৰ, কপৌ মটৰ, বাজমাহ ইত্যাদি।
মাংস বৰ্গ	যদি প্ৰয়োজন হয় আমিষ আহাৰৰ দেশী মুগী, মাংস, কণী, মাছ ইত্যাদি অন্তৰ্ভূক্ত কৰিব। অত্যাধিক গাহৰিৰ মাংস পৰিহাৰ কৰিব লাগে।
ফল : সতেজ আৰু শুকান	কল, খেজুৰ, আঙুৰ, ডালিম, ডুমুৰ, কঁঠাল, মিঠা চূগ, কমলা, আম, মধুৰি আম, নাচপতি, ফালচা বেৰী, শুকান ডুমুৰ, কিচমিচ, আপেল, এপ্রিকট, বাদাম আদি খাব লাগে। কেৱল অঞ্চল নিৰ্দিষ্ট ঝুগত ফল ব্যৱহাৰ কৰক। ষষ্ঠিক বা শালি চাউল, মুগ দাইল, সৈঙ্ঘৰ লৱণ, আমলখি, মধু, গৰুৰ গাখীৰ (দেশী) নিয়ন্ত্ৰিত মাত্ৰাত সদায় খাব পাৰে।



## বতৰৰ ফল

মাহ	ফল
জানুৱাৰী	কমলা, মৌচুমি, কল, ডালিম, আঙুৰ, মধুৰিআম, বেৰী ইত্যাদি।
ফেব্ৰুৱাৰী	কল, চিকু, কমলা, মধুৰিআম, ডালিম, বেৰী ইত্যাদি।
মাৰ্চ	আঙুৰ, আপেল, অমিতা, কল, ডালিম ইত্যাদি।
এপ্রিল	আঙুৰ, আম, অমিতা, কল, কমলা, তৰমুজ ইত্যাদি।
মে	ঝেকবেৰী, মৌচুমী, কল, অমিতা, তৰমুজ, আম ইত্যাদি।
জুন	ঝেকবেৰী, মৌচুমী, আম, কল, অমিতা, কুঁহিয়াৰ ইত্যাদি।
জুলাই	ঝেকবেৰী, তৰমুজ, শ্রীফল, চেৰী, পাম, নাচপতি, আনাৰস, কুঁহিয়াৰ, মৌচুমী।
আগষ্ট	কাষ্টার্ড আপেল, ডালিম, অমিতা, কল, নাচপতি, আনাৰস, কুঁহিয়াৰ, মৌচুমী।
ছেপ্টেম্বৰ	আপেল, মৌচুমী, নাচপতি, কল, আনাৰস, কুঁহিয়াৰ, মৌচুমী।
অক্টোবৰ	অমিতা, কল, কুঁহিয়াৰ ইত্যাদি।
নৱেম্বৰ	আপেল, মধুৰিআম, ডালিম, মৌচুমী, কল ইত্যাদি।
ডিসেম্বৰ	কমলা, মধুৰিআম, মৌচুমী, ডালিম, কল ইত্যাদি।

### কি কি পৰিহাৰ কৰিব ?



- দীঘলীয়া সময়ৰ বাবে খালী পেটত থকা পৰিহাৰ কৰিব।
- ৰাতি পলমকৈ খোৱা পৰিহাৰ কৰিব।
- মূল খাদ্য খোৱাৰ তিনি ঘণ্টাৰ আগতে আহাৰ বা জলপান পৰিহাৰ কৰিব।
- খাদ্যৰ পিছত মিঠা বস্তু আৰু ঠাণ্ডা বস্তু পৰিহাৰ কৰিব।
- ৰাতি দৈ খোৱা পৰিহাৰ কৰিব।

বিফাইন, কেফেইন, এলকহল আৰু কাৰ্বনেটেড শীতল পানীয় পৰিহাৰ কৰিব।  
স্থানীয়ভাৱে প্ৰস্তুত কৰা স্বাস্থ্যকৰ, জীৱনীশক্তি বচোৱা ফলৰ বস, চুপ, সতেজ পানীয় ইত্যাদি  
খাৰ।

## কুপোষণ মুক্ত ভাবতের বাবে আহাৰৰ পৰামৰ্শ

ৰন্ধাৰ বাবে নন-ষ্টিক বাচন ব্যৱহাৰ পৰিহাৰ কৰিব; বেচিভাগ ননষ্টিক পেন পলিটেক্টোফুৰোয়েথিলিনৰ প্রলেপ দিয়া হয়, যাক টেফলন বুলিও কোৱা হয়। যেতিয়া তাপৰ সংস্পৰ্শলৈ আহে, কুকুৰেৰ পাৰফুৰোঅস্ট্ৰোইকৰ উৎস হৈ পৰে এচিড (পি এফ ও এ), যাক বিভিন্ন স্বাস্থ্যৰ সমস্যাৰ সৈতে সম্পর্কীত কৰা হৈছে যেনে- থাইৰডি বোগ, মহিলাৰ বন্ধ্যাত্ম, অঙ্গকে ধৰি সমস্যা ক্ষতি আৰু বিকাশ আৰু প্ৰজনন সমস্যা। পাৰফুৰিনেটেড যৌগবোৰো (পিএফচি) হিচাপে ঘোষণা কৰা হৈছে যি সন্তান্য কক্ট বোগৰ কাৰক। পৰাপক্ষত প্ৰেছাৰ কুকাৰত খাদ্য নৰনাব।

খাদ্য পুনৰ গৰম কৰা পৰিহাৰ কৰক, পুনৰ গৰম কৰিলে পুষ্টিৰ ক্ষতি হ'ব পাৰে মূল্য আৰু প্ৰায়ে খাদ্যৰ বাসায়নিক পৰিৱৰ্তন লৈ যায় যি খাদ্যৰ বিষক্রিয়া হ'ব পাৰে আৰু খাদ্যজনিত বোগ সৃষ্টি কৰে।

## আয়ুৰ্বেদ অনুসৰি গৰ্ভৰতী মহিলাৰ পৰিচৰ্যা



### গৰ্ভৰতী মহিলাৰ যতন

আয়ুৰ্বেদ চিকিৎসাত এগৰাকী মাতৃক শাৰীৰিক আৰু মানসিকভাৱে এক সুস্থ প্ৰসৱৰ কাৰণে প্ৰস্তুত কৰি তুলিবলৈ যি খাদ্যবস্তু, জীৱনশৈলী আৰু ঔষধি গুণমুক্ত দ্রব্যৰ ব্যৱহাৰ উল্লেখ কৰিছে তাক গভিনী পৰিচৰ্যা বুলি কোৱা হয়। ইয়াৰ উদ্দেশ্যসমূহ হৈছে—

- ১। গৰ্ভস্থ সন্তানৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ নিশ্চিত কৰা।
- ২। মাতৃৰ সুস্থাস্থ্য আৰু সন্তানৰ সুস্থ প্ৰসৱ।
- ৩। গৰ্ভস্থ সন্তান তথা গৰ্ভৰতী মাতৃৰ ওপৰত পৰা যিকোনো বিয়োগাত্মক প্ৰভাৱ আঁতৰত কৰা।

### গভিনী পৰিচৰ্যাৰ তিনিটা স্তৰ

প্ৰথম স্তৰ : মাসানুমাসিক পথ্য (গৰ্ভৰতী মাতৃৰ বাবে গৰ্ভস্থ সন্তানৰ মাহ অনুযায়ী খাদ্য তালিকা)।

দ্বিতীয় স্তৰ : গৰ্ভস্থাপক দ্রব্য (বিশেষভাৱে উপকাৰী ঔষধি গুণমুক্ত দ্রব্য)।

তৃতীয় স্তৰ : গৰ্ভ উপঘাটকৰ ভাৰ (গৰ্ভস্থ সন্তানৰ বাবে অপকাৰী খাদ্যাভাস তথা জীৱন শৈলী) সমূহৰ পৰা আঁতৰত থকা।



## গৰ্ভৰতী মহিলাৰ খাদ্য তালিকা

### প্ৰথম তিনি মাহ

#### আহাৰ

#### উপযোগিতা



- |   |   |
|---|---|
| <p>১। মিঠা, জুলীয়া খাদ্য, পায়স,<br/>ডাবৰ পানী, চৰবত,<br/>কুহিয়াৰৰ বস।</p>        | <ul style="list-style-type: none"> <li>◆ বমিৰ কাৰণে শৰীৰত কমি ঘোৱা পানী আৰু লৱণৰ<br/>প্ৰয়োজনীয়তা পূৰণ কৰে।</li> <li>◆ শৰীৰত প্ৰয়োজনীয় পুষ্টি যোগান ধৰে।</li> <li>◆ মাতৃ আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য বক্ষা কৰে।</li> </ul> |
| <p>২। গাঢ়ীৰ, কুহিয়াৰৰ বস,<br/>নাৰিকল, কল, মৌ, কাজু<br/>বাদাম, খিচুমিচ ইত্যাদি</p> | <ul style="list-style-type: none"> <li>◆ মাতৃ আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য বক্ষা কৰে।</li> </ul>   |

### চতুৰ্থ, পঞ্চম আৰু ষষ্ঠি মাহ

#### আহাৰ

#### উপযোগিতা

- |  |   |
|--|---|
| <p>১। মাংসৰ ছুপ<br/>(প্ৰধানতঃ কুকুৰৰ মাংস)</p>               | <ul style="list-style-type: none"> <li>◆ গৰ্ভস্থ সন্তানৰ শৰীৰৰ বিকাশৰ বাবে প্ৰয়োজনীয়<br/>প্ৰটিন যোগান ধৰে।</li> </ul> |
| <p>২। গুৰুৰ ব্যৱহাৰ যিঁৰ সৈতে<br/>(চিকিৎসকৰ পৰামৰ্শ মতে)</p> | <ul style="list-style-type: none"> <li>◆ ভৰি ফুলা কমোৰাত সহায় কৰে লগতে উচ্চ<br/>বক্তৃচাপ নিয়ন্ত্ৰণ কৰে।</li> </ul>    |

### সপ্তম, অষ্টম আৰু নৰম মাহ

#### আহাৰ

#### উপযোগিতা

- |   |   |
|---|---|
| <p>১। পুনৰ্নৰ্বা, গুৰুৰ আদি<br/>ঔষধিৰ ব্যৱহাৰ</p> | <ul style="list-style-type: none"> <li>◆ প্ৰশ্ৰারৰ মাত্ৰা বढ়াই দিয়ে আৰু গৰ্ভৰতী মহিলাৰ<br/>ভৰিৰ ফুলা কমাই দিয়ে।</li> <li>◆ শৰীৰ বল বৃদ্ধি কৰাত সহায় কৰে।</li> </ul> |
|---|---|



৭



## কুপোষণ মুক্ত ভাবত্ব বাবে আহাৰৰ পৰামৰ্শ

গৰ্ভউপঘাটকৰ ভাৱ : যি আহাৰ জীৱনশৈলী তথা গৰ্ভস্থ সন্তানৰ বাবে হানিকাৰক তাক গৰ্ভউপঘাটকৰ ভাৱৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে- (১) জলা, তিতা, উষণ দ্রব্য অত্যাধিক সেৱন। (২) অত্যাধিক ব্যায়াম বা কঠোৰ পৰিশ্ৰম। (৩) সহবাস কৰা। (৪) অত্যাধিক উপবাস। (৫) দিনত অত্যাধিক নিদ্রা। (৬) ৰাতি উজাগৰে থকা। (৭) শোক বা দুখ কৰি থকা। (৮) যান-বাহনত কষ্টকৰ যাত্ৰা কৰা। (৯) প্ৰসাৰ-গায়খনা আদিৰ বেগ ধাৰণ কৰা। (১০) গৰ্ভারস্থা এই গৰ্ভউপঘাটকৰ ভাৱৰ সমূহৰ পৰা আঁতৰি থাকিব লাগে।

গৰ্ভস্থাপক দ্রব্য : শতাবী, গুড়ুচি (অমৰলতা), আমলথি, মানিমুনি আদি এই দ্রব্যসমূহ গৰ্ভারস্থাত সেৱন কৰিব লাগে।

## সুতিকা পৰিচ্যৰ্যা

প্ৰসৱৰ পিছত দেৰ মাহলৈকে মহিলাগৰাকীক সুতিকা বুলি কোৱা হয় আৰু সুতিকা কালত আহাৰ জীৱনশৈলী আৰু ঔষধি ব্যৱহাৰৰ বৰ্ণনা আযুৰ্বেদ শাস্ত্ৰত সুতিকা পৰিচাৰ্য্যা বুলি কোৱা হয়। সুতিকা কালত মহিলাগৰাকীক শাৰীৰিক তথা মানসিক বিশ্রামৰ প্ৰয়োজন। সুতিকাকালীন পৰিচ্যৰ্য্যাৰ দ্বাৰা মহিলাগৰাকীয়ে হেৰুওৱা শক্তি পুনৰ ঘূৰাই পাই।

### আহাৰ (নিয়মীয়া আহাৰৰ উপৰিও)

- |   |   |
|---|---|
| ১। তেল, ঘি জাতীয় বস্তুৰ সেৱন               | ♦ প্ৰসূতিগৰাকীৰ হজম শক্তি বৃদ্ধি কৰে।               |
| ২। অর্ধজুলীয়া আহাৰ (খিচিৰী, পায়স ইত্যাদি) | ♦ হজম শক্তি বৃদ্ধি দিয়ে, ত্ৰঃগু দূৰ কৰে।           |
| ৩। মাংসৰ চুপ                                | ♦ শক্তিদায়ক তথা আইন, ভিটামিন, প্রটিনৰ এক চহৰী উৎস। |
| ৪। জুলীয়া আহাৰ                             | ♦ ত্ৰঃগু দূৰ কৰে, পাচক অগ্নি বৃদ্ধি কৰে।            |

### জীৱনশৈলী

- |   |  |
|---|--|
| ১। পিঠি আৰু উৰু অংশত<br>বলাতেলৰ দ্বাৰা মালিচ    | ♦ শৰীৰৰ বিষ কমাই দিয়ে। পিঠি, উৰু, পেট<br>আৰু যৌনী প্ৰদেশৰ মাংশপোশীবোৰক শক্তি<br>প্ৰদান কৰে। |
| ২। দীঘল কপাহী কাপোৰেৰে পেট বাঞ্ছি<br>ৰাখিব লাগে | ♦ ই পেট আৰু পিঠিক দৃঢ়তা প্ৰদান কৰে।   |

### উপযোগিতা

- |  |  |
|--|--|
| ১। পিঙ্গলী, পিঙ্গলীমূলক, শুকান আদা<br>আদিৰ ব্যৱহাৰ | ♦ গৰ্ভাশয়ক শক্তি প্ৰদান কৰে।<br>♦ হজম শক্তি বৃদ্ধি কৰে।<br>♦ বিষ নিৰাময়ত সহায় কৰে।<br>♦ মাতৃ দুঃখ বৃদ্ধি কৰে। |
| ২। গক্ষুৰ, গুৱামৰি, শুকান আদা<br>ইত্যাদিৰ সেৱন     |  |

মাতৃ আৰু শিশুৰ বাবে বিশেষভাৱে উপলক্ষ পৰিবেধক ছিটাসমূহ  
নিৰ্ধাৰিত সময়ত নিশ্চয়কৈ ল'ব।

